

Prime Minister witnesses signing of the India-Australia Economic Cooperation and Trade Agreement-“IndAus ECTA”

April 02, 2022

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি - " IndAus ECTA " স্বাক্ষৰিত হয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰী স্কট মৰিছনৰ উপস্থিতিত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু বস্ত্ৰ মন্ত্ৰী শ্ৰী পীযুষ গোৱেল আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ বাণিজ্য, পৰ্যটন আৰু বিনিয়োগ মন্ত্ৰী শ্ৰী ডেন তেহানে আজি ভাৰত-অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি (IndAus ECTA) স্বাক্ষৰ কৰে।

স্বাক্ষৰৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা এমাহত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে এয়া তেওঁৰ তৃতীয়টো বাৰ্তালাপ। তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী মৰিছনৰ নেতৃত্ব আৰু তেওঁৰ বাণিজ্য দূত তথা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী টনি এবটৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ বাণিজ্য মন্ত্ৰী আৰু তেওঁলোকৰ দলক এক সফল আৰু কাৰ্যকৰী প্ৰয়াসৰ বাবে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ইমান কম সময়ৰ ভিতৰত IndAus ECTA

স্বাক্ষৰ কৰাটোৱে দুয়োখন দেশৰ মাজত পাৰস্পৰিক বিশ্বাসৰ গভীৰতা প্ৰদৰ্শন কৰে। পৰস্পৰে পৰস্পৰৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে দুয়োটা অৰ্থনীতিত বিদ্যমান অপৰিসীম সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই চুক্তিয়ে দুয়োখন দেশক এই সুযোগসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সক্ষম কৰিব। তেওঁ কয়, "এইটো আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। প্ৰধানমন্ত্ৰীয়ে কয়, "এই চুক্তিৰ ভিত্তিত আমি একে সময়তে যোগান শৃংখলাসমূহক অধিক শক্তিশালী কৰিবলৈ সক্ষম হ'ম আৰু লগতে ইণ্ডো-পেচিফিক অঞ্চলৰ স্থিৰতাত অৰিহণা যোগাব পাৰিম।"

'জন-

জন'ৰ মাজৰ সম্পৰ্কক ভাৰত আৰু অষ্ট্ৰেলিয়া সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এই চুক্তিয়ে আমাৰ দুয়োখন দেশৰ মাজত শিক্ষাৰ্থী, পেছাদাৰী আৰু পৰ্যটকৰ আদান-প্ৰদানত সহায় কৰিব, যাৰ ফলত এই সম্পৰ্ক অধিক শক্তিশালী হ'ব।"

প্ৰধানমন্ত্ৰীয়ে আগন্তুক বিশ্বকাপৰ ফাইনেলৰ বাবে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দললৈ শুভেচ্ছা জ্ঞাপন কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰী মৰিছনে শেহতীয়া বছৰসমূহত দুয়োখন দেশৰ মাজত সহযোগিতাৰ উল্লেখযোগ্য পৰিমাণ সম্পৰ্কে আলোচনা কৰে আৰু প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ধিত সম্পৰ্কৰ ক্ষেত্ৰত IndAus ECTA স্বাক্ষৰক আন এক মাইল খুঁটি হিচাপে অভিহিত কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে কয় যে এই চুক্তিয়ে সম্পৰ্ক অধিক শক্তিশালী কৰিব। শ্ৰী মৰিছনে কয় যে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ উপৰিও IndAus ECTAয়ে কাম,

অধ্যয়ন আৰু ভ্ৰমণৰ সুযোগ সম্প্ৰসাৰিত কৰি দুয়োখন দেশৰ জনসাধাৰণৰ মাজত ঘনিষ্ঠ আৰু সম্পৰ্ক অধিক শক্তিশালী কৰিব। এইটো আমাৰ পদক্ষেপৰ বাবে এক শক্তিশালী সংকেত হ'ব যে 'আটাইতকৈ ডাঙৰ দুৱাৰ সমূহৰ এটা' এতিয়া মুকলি হৈ আছে, কিয়নো দুয়োটা ক্ষমতাশালী আঞ্চলিক অৰ্থনীতি আৰু গণতন্ত্ৰই পাৰস্পৰিক লাভালাভৰ বাবে একেলগে কাম কৰি আছে। ই লগতে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে গণতন্ত্ৰসমূহে একেলগে কাম কৰি আছে আৰু যোগান শৃংখলাৰ নিৰাপত্তা আৰু শক্তি নিশ্চিত কৰিছে, তেওঁ কয়।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ধিত অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কই দুয়োখন দেশৰ মাজত দ্ৰুত বৈচিত্ৰতা আৰু স্থিৰতা আৰু গভীৰ সম্পৰ্ক শক্তিশালী কৰাত অৰিহণা যোগায়। সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত বাণিজ্য অন্তৰ্ভুক্ত কৰি, IndAus

ECTA হৈছে এক সন্তুলিত আৰু ন্যায়সঙ্গত বাণিজ্য চুক্তি যি দুয়োখন দেশৰ মাজত ইতিমধ্যে গভীৰ, ঘনিষ্ঠ আৰু কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰিব আৰু সামগ্ৰী আৰু সেৱাৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব, নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব, জীৱনধাৰণৰ মানদণ্ড বৃদ্ধি কৰিব আৰু দুয়োখন দেশৰ জনসাধাৰণৰ সাধাৰণ কল্যাণ উন্নত কৰিব।

নতুন দিল্লী

এপ্ৰিল 02, 2022

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.